

# Statement on All Party Meeting of 19th June 2020

June 20, 2020

## 19 জুন 2020 তাৰিখে হোৱা সকলো দলৰ বৈঠকৰ ভাষ্য

জুন 20, 2020

প্ৰধান মন্ত্ৰীয়ে যোৱা কালি সকলো-দলৰ বৈঠকত (এ পি এম) দিয়া মন্তব্যৰ এক দুষ্ট মিমামসা দিবলৈ কিছুমান চক্ৰই চেষ্টা চলাইছে।

প্ৰধান মন্ত্ৰীয়ে এয়া স্পষ্ট কৰে যে ভাৰতে লাইন অফ একচুৱেল কন্ট্ৰলৰ (এল এ চি) সীমালংঘনৰ যিকোনো প্ৰচেষ্টাৰ কঠোৰভাৱে প্ৰতিক্ৰিয়া দিব। তেওঁ, বিশেষকৈ এয়া উল্লেখ কৰে যে এনে প্ৰত্যাহ্বানৰ আগৰ অৱহেলাৰ বিপৰীতে, ভাৰতীয় সেনাবাহিনীয়ে এতিয়া এল এ চি-ৰ যিকোনো উলংঘাৰ প্ৰত্যুত্তৰ দিব।

এ পি এম-ক এয়া জনোৱা হয় যে এইবাৰ, চীনা সেনাই অধিক শক্তিৰে আহিছিল এল এ চি-লৈ আৰু ভাৰতীয় প্ৰত্যুত্তৰ জোখৰ আছিল। এল এ চি-ৰ সীমালংঘাৰ ক্ষেত্ৰত, এয়া স্পষ্ট যে গালৱানত হোৱা 15 জুনৰ সংঘৰ্ষ হৈছিল কাৰণ চীন পক্ষই এল এ চি-ৰ এইপাৰে গঠন নিৰ্মাণ কৰিব বিচাৰিছিল।

এ পি এম বৈঠকত প্ৰধান মন্ত্ৰীৰ মন্তব্যৰ বিষয় আছিল 15 জুন তাৰিখে গালৱানত ঘটা ঘটনা য'ত 20 জন ভাৰতীয় সেনাবাহিনীৰ জোৱানে নিজৰ প্ৰাণ হেৰুৱাই। প্ৰধান মন্ত্ৰীয়ে স-সন্মানেৰে শ্ৰদ্ধাঞ্জলী দিয়ে আমাৰ সেনাবাহিনীৰ সাহস আৰু দেশপ্ৰেমক যি চীনৰ সৈতে যুঁজ দিছিল তাত। প্ৰধান মন্ত্ৰীয়ে এয়া উল্লেখ কৰে যে এল এ চি-ৰ আমাৰ ফালে কোনো চীন পক্ষৰ উপস্থিতি নাই যি আমাৰ সেনাবাহিনীৰ সাহসৰ ফল। 16 বিহাৰ ৰেজিমেন্টৰ জোৱানসকলে কৰা ত্যাগে চীনে গাঠনি নিৰ্মাণ কৰাৰ চেষ্টা ব্যৰ্থ কৰে আৰু সেই দিনা এল এ চি-ৰ সীমালঙ্ঘনত বাধা প্ৰদান কৰে।

প্ৰধান মন্ত্ৰীৰ ভাষ্য, “যিসকলে আমাৰ ভূমিত সীমালঙ্ঘন কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক উপযুক্ত উত্তৰ দিয়ে আমাৰ ভূমিপুত্ৰসকলে।”, আমাৰ সেনাবাহিনীৰ সাহস আৰু মৰ্যাদা দাঙি ধৰি। প্ৰধান মন্ত্ৰীয়ে আৰু কয়, “মই নিশ্চিত কৰিছোঁ আমাৰ সেনাই সকলো কৰিব আমাৰ সীমান্তৰ ৰক্ষাৰ বাবে”।

ভাৰতীয় ক্ষেত্ৰ কি হয় সেয়া ভাৰতৰ মানচিত্ৰৰ পৰা স্পষ্ট। এই চৰকাৰ কঠোৰভাৱে আৰু নিষ্ঠাৰে তাৰ ৰক্ষা কৰিছে। বৰ্তমান যিবোৰ বেআইনী দখল আছে, সেই সন্দৰ্ভত, এ পি এম-ক জনোৱা হয় বিৱৰণিত কিদৰে যোৱা 60 বছৰত, 43,000 বৰ্গ কিঃমিঃ এৰি দিয়া হৈছিল এনে পৰিস্থিতিত যি দেশে ভালদৰে জানে। এয়াও স্পষ্ট কৰি দিয়া হয় যে এইখন চৰকাৰে এল এ চি-ৰ কোনো একক পৰিৱৰ্তনৰ অনুমতি নিদিয়।

এনে সময়ত যেতিয়া আমাৰ সেনাবাহিনীয়ে আমাৰ সীমান্তৰ ৰক্ষা কৰি আছে, এয়া দুৰ্ভাগ্যজনক যে এক অপ্ৰয়োজনীয় বিবাদৰ সৃষ্টি কৰা হৈছে তেওঁলোকৰ মনোবল হ্রাস কৰিবলৈ। পিছে, সকলো দলৰ বৈঠকত, প্ৰমুখ মন্তব্য আছিল চৰকাৰৰ আৰু সেনাৰ প্ৰতি বিনাচৰ্তে সমৰ্থন এনে সংকটৰ সময়ত। আমাৰ বিশ্বাস যে পৰিকল্পিত প্ৰজ্ঞাপনে ভাৰতৰ মানুহৰ ঐকতা ভংগ কৰিব নোৱাৰে।

**নতুন দিল্লী**

**জুন 20, 2020**

**DISCLAIMER:** This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.